

ঢ়িউলত এনএচজি প্লেনাৰি বৈঠকৰ বাবে মুখপাত্ৰৰ বিবৃতি

জুন ২৪,২০১৬

আজি(জুন ২৪) এনএচজিৰ প্লেনাৰি বৈঠক ঢ়িউলত অনুষ্ঠিত হয় । ভাৰত স্বাভাৱিক কাৰণতেই পক্ষত নাছিল । কিন্তু আমি আমাৰ বন্ধু আৰু শুভাকাংক্ষি সকলৰ পৰা অবগত হৈছো যে আলোচনা সদস্য পদ সম্প্ৰসাৰন সম্বন্ধে বা যাক কোৱা হয় এনেচজিত 'অংশগ্ৰহন', যিটো কোনোভাৱেই পৰিকল্পিত নাছিল ।

ভাৰতে ইয়াৰ সদস্য পদৰ কাৰণে মে'১২ আবেদন কৰিছিল, এনএচজিৰ সৈতে আগবাঢ়ি যোৱাৰ বাবে প্ৰতিশ্ৰুতি দিয়ে । আপোনালোকে মনত পেলাব পাৰে যে আমি এই প্ৰতিশ্ৰুতি প্ৰথম ২০০৪ চনত কৰিছিলো । এনএচজি কৰ্তৃক সৰ্বসন্মতিক্ৰমে ভাৰতৰ সৈতে অসামাৰিক পৰমাণু সহযোগিতাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয় চেপ্তেম্বৰৰ ২০০৮ চনত । পৰৱৰ্তী কালত এনএচজিৰ সৈতে নিয়মিতভাৱে আলোচনাত অংশগ্ৰহণ কৰিছে । পৰৱৰ্তীকালত এনএচজিৰ নিয়মিত আলোচনাত অংশগ্ৰহণ কৰা হৈছে । বাস্তৱিকতে এটা অন্যতম বিষয় যিটো হৈছে , ২০১১ চনৰ পৰা এনএচজিৰ প্ৰতিখন প্লেনাৰিতেই বিষয়টো আলোচনা হৈ আহিছে ।

ভাৰতৰ আইএনডিচি-ৰ পৰিপেক্ষিতত ২০৩০ বছৰৰ মাজত ৪০ শতাংশ অজীৱাস্ম বিদ্যুত উতপাদনৰ বাবে অতি সোনকালে আমাৰ এটা অৰ্জন জৰুৰি । এনেচজি লৈ পূৰ্বতন ইতিবাচক আলোচনাই আমাৰ পেৰিছ চুক্তিৰ ফালে অগ্ৰগতি হোৱাৰ অনুমতি দিছিল ।

আমি জানো যে এখন দেশৰ ক্ৰমাগত আপত্তি আৰু বাধা স্বতেও যোৱা ৰাতি এনএচজিৰ সদস্য পদ লৈ তিনিঘন্টাৰ দীৰ্ঘ আলোচনা হৈছে । যথেষ্ট

সংখ্যক দেশে এনএচজিৰ বৈঠক কালত ভাৰতৰ সদস্য পদৰ আবেদনক সমৰ্থন আগবঢ়াইছিল ।আমি সেই সকলো দেশক ধন্যবাদ জ্ঞাপন কৰিব বিচাৰো ।আমি আশা কৰো ,বৃহত্তৰ মানসিকতাৰ খাতিৰতেই বিষয়টো লৈ পৰৱৰ্তী কালত আলোচনা আগোৱাই নিয়া হব ।

মনকৰিবলগীয়া যে এনএচজিত ভাৰতে অংশগ্ৰহন কৰাৰ কাৰনে এনপিটিত যোগদান কৰাটো প্ৰয়োজনীয় ।এনপিটিৰ বিষয়ে আমাৰ নীতি সুপৰিচিত ।কিন্তু আমি বিশেষভাৱে উল্লেখ কৰিব বিচাৰো যে এই প্ৰসংগত চেপ্তেম্বৰ ২০০৮ ত স্বয়ং এনএচজিত কি মন্তব্য কৰা হৈছিল ।চেপ্তেম্বৰ ২০০৮-ত পেৰেগ্ৰাফ ১(এ) ‘পৰমানু অস্ত্ৰশস্ত্ৰ সম্প্ৰসাৰন ৰোধ কৰাৰ চুক্তিক বাস্তৱৰূপায়ন কৰাৰ সম্ভাৱনাৰ উদ্দেশ্য’ বিষয়ত ভাৰতৰ অৱদানক স্বীকৃতি দিয়া হয় । তাত এইধৰনে এনএচজিত ভাৰতৰ ঘনিষ্ঠতা আৰু এনপিটি ৰ মাজত বিপৰিত কৰা নহয় ।

এইটা আমি বুজি পাইছো যে অধিকাংশ দেশেই প্ৰথম সিদ্ধান্তকে সমৰ্থন কৰিছে ।বহুদেশে এনএচজিত ভাৰতৰ অংশগ্ৰহনৰ বিষয়টোৰ প্ৰক্ৰিয়া সম্পৰ্কীয় বিষয়টো উত্থাপন কৰে ।এইটো স্পষ্ট যে আমাৰ অংশগ্ৰহনৰ বিৰোধিতা কৰিয়েই সেই প্ৰসংগটো উল্লেখ কৰা হয় ।এই ঘটনা সেই সমূহ দেশৰ সৈতে আমাৰ দ্বিপাক্ষিক সম্বন্ধৰ বিবাদেই প্ৰতিপন্ন কৰে ।

ভাৰতে বিশ্বাস কৰে যে পূৰ্বতেই বৃহত্তৰ বিশ্বজনিন স্বার্থৰ খাতিৰতে সিদ্ধান্ত গ্ৰহন কৰা হৈছিল ।এনএচজিত ভাৰতৰ অংশগ্ৰহন পাৰামানৱিক অস্ত্ৰ বিস্তাৰ ৰোধ কৰা কাৰ্য্যক আৰু অধিক শক্তিশালী কৰি তুলিব আৰু বিশ্বব্যাপি পাৰমানৱিক বাণিজ্যকৰণক আৰু অধিক নিৰাপদ কৰিব ।এইয়া আণ্ডক্টক শক্তি নিৰাপত্তা আৰু জলবায়ু পৰিবৰ্তন ৰোধ কৰাৰ ক্ষেত্ৰত সক্ৰিয় হব ।আমি নিশ্চিত যে,এনএচজিত এই সুবিধা সমূহৰ বিষয়ে পাচলৈ আৰু অধিক চিন্তা চৰ্চা কৰা হব ।

তাচখন্দ

২৪ জুন ২০১৬

